

External Affairs Minister's bilateral engagements on the sidelines of the Special ASEAN-India Foreign Ministers' Meeting

June 17, 2022

বিদেশ বিষয়ক মন্ত্ৰীৰ দ্বিপক্ষীয় সংযোগসমূহ বিশেষ এএছইএএন-ভাৰত বিদেশ মন্ত্ৰীৰ বৈঠকত প্ৰেক্ষাপটত

জুন 17, 2022

1. বিশেষ এএছইএএন-ভাৰত বিদেশ মন্ত্ৰীৰ বৈঠকত প্ৰেক্ষাপটত, বিদেশ বিষয়ক মন্ত্ৰী, ডঃ এছ জয়শংকৰে ব্ৰুনেই, ইণ্ডোনেচিয়া, মালেচিয়া, চিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনামৰ পৰা নিজৰ প্ৰতিপক্ষসকলৰ সৈতে দ্বিপক্ষীয় সংযোগৰ এক ক্ৰম কৰে।
2. ব্ৰুনেইৰ বিদেশ মন্ত্ৰী II, ডাটো এৰিৱান পেহীন যুচফৰে সৈতে নিজৰ 16 জুনৰ বৈঠকত, দুয়োজন মন্ত্ৰীয়ে দ্বিপক্ষীয় সম্পৰ্কৰ প্ৰগতি নিৰীক্ষণ কৰে। তেওঁলোকে সন্মত হয় যে বাণিজ্য আৰু বিনিয়োগ, হাইড্ৰ'কাৰ্বন আৰু পেট্ৰ'কেমিকেল, মহাকাশ, কৃষি আৰু ফাৰ্মাচুটিকেলৰ ক্ষেত্ৰসমূহত সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰয়োজন।
3. নিজৰ ইণ্ডোনেচিয়ান প্ৰতিপক্ষ ইণ্ডোনেচিয়াৰ বিদেশ বিষয়ক মন্ত্ৰী, মাননীয় মিছেছ ৰেটনো মাৰচুদিৰ সৈতে, বিদেশ বিষয়ক মন্ত্ৰীয়ে 7তম যুটীয়া পৰিষদ বৈঠক (জেচিএম) অনুষ্ঠিত কৰে 17 জুন 2022 তাৰিখে। দুয়োজন মন্ত্ৰীয়ে দ্বিপক্ষীয় সম্পৰ্ক নিৰীক্ষণ কৰে আৰু ভাৰত-ইণ্ডোনেচিয়া বিস্মৃত কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উপায় আলোচনা কৰে। মন্ত্ৰীকেইজনে "কূটনৈতিক আৰু আনুষ্ঠানিক/সেৱা পাছপৰ্ট ধাৰিসকলৰ বাবে ভিজা প্ৰয়োজন ৰেহাইৰ ওপৰত চুক্তি" স্বাক্ষৰ কৰে। তেওঁলোকে লগতে "চেতনানাশক দ্ৰব্য, মানসিক স্থিতি পৰিৱৰ্তনকাৰী মাদকদ্ৰব্য আৰু ইয়াৰ পূৰ্বসূৰীত বে-আইনী ব্যাপাৰ অৱৰোধৰ ওপৰত ভাৰতৰ মাদকদ্ৰব্য নিয়ন্ত্ৰণ কাৰ্যালয় (এনচিবি) আৰু ইণ্ডোনেচিয়াৰ ৰাষ্ট্ৰীয় মাদকদ্ৰব্য বৰ্ডৰ মাজত বুজাবুজিৰ স্মাৰক-পত্ৰ" আৰু ৰাষ্ট্ৰীয় চেনী প্ৰতিষ্ঠান, কানপুৰ আৰু প'লিটেকনিক পাৰ্কেবুনাৰ এলপিপি, যোগ্যকাৰ্টাৰ মাজত বুজাবুজিৰ স্মাৰক-পত্ৰ" সাক্ষী কৰে। দুয়োজন মন্ত্ৰীয়ে ইণ্ডো-পেচিফিককে ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত ভাব বিনিময় কৰে। বিদেশ বিষয়ক মন্ত্ৰীয়ে ইণ্ডোনেচিয়াৰ সৈতে ঐক্যত্ব প্ৰকাশ কৰে জি20ৰ অধ্যক্ষতাৰ বাবে আৰু তেওঁলোকৰ অগ্ৰাধিকাসমূহ সমৰ্থন কৰে।
4. বিদেশ বিষয়ক মন্ত্ৰীয়ে লগতে মালয়েচিয়াৰ বিদেশ মন্ত্ৰী, ডাটো শ্ৰী চৈফুদ্দিন আব্দুল্লাহক 17 জুন তাৰিখে লগ কৰে আৰু ক'ভিড-19 টীকাৰণ প্ৰমাণ পত্ৰৰ পাৰস্পৰিক স্বীকৃতিৰ বাবে টোকা বিনিময় সাক্ষী কৰে। দুয়োজন মন্ত্ৰীয়ে সম্পৰ্কটোক এক সতেজ গতি দিবলৈ সন্মত হয় অৰ্থনৈতিক আৰু বাণিজ্য সম্পৰ্কৰ ওপৰত মনোযোগৰ সৈতে যাৰ ভিতৰত অন্তৰ্ভুক্ত পাম তেল আৰু হাইড্ৰ'কাৰ্বনৰ দৰে খণ্ডসমূহ। তেওঁলোকে আগন্তুক যুটীয়া পৰিষদৰ বৈঠক মালেচিয়াত

অনুষ্ঠিত কৰিবলৈ সন্মত হয়। তেওঁলোকে লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিসমূহৰ ওপৰত ভাব বিনিময় কৰে।

5. চিংগাপুৰৰ বিদেশ মন্ত্ৰী, মাননীয় ডঃ ভিভিয়ান বালাকৃষ্ণনে 15 জুন তাৰিখে বিদেশ বিষয়ক মন্ত্ৰীক লগ কৰে আৰু দুয়োখন দেশৰ মাজৰ বহুমুখী সম্পৰ্কৰ বিভিন্ন দিশ আলোচনা কৰে, যাৰ ভিতৰত আছিল বাণিজ্য আৰু বিনিয়োগ, ডিজিটেল অৰ্থনীতি আৰু ফিনটেক, সেউজ বিকাশ আৰু উন্নয়ন, আৰু সংযোগৰ দৰে ক্ষেত্ৰসমূহ। তেওঁলোকে লগতে বিশ্বব্যাপী ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানসমূহ আৰু অঞ্চলটোৰ পৰিস্থিতি ওপৰত বাৰ্তালাপ কৰে। দুয়োজন মন্ত্ৰীয়ে বৃহত্তৰ মন্ত্ৰী স্তৰৰ সংযোগৰ যোগেদি সম্পৰ্কটোক এক নতুন গতি দিয়াৰ প্ৰয়োজন উল্লেখ কৰে।
6. বিদেশ বিষয়ক মন্ত্ৰীয়ে লগতে থাইলেণ্ডৰ উপ প্ৰধান মন্ত্ৰী আৰু বিদেশ মন্ত্ৰীৰ বিশেষ দূত, মাননীয় মিছেছ পৰ্নপিমল কাঞ্চানালাকক 16 জুন তাৰিখে লগ কৰে। বিদেশ বিষয়ক মন্ত্ৰীয়ে তেওঁক বিআইএমএছটিইটি-ত থাইলেণ্ডৰ অধ্যক্ষতাত ভাৰতৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।
7. বিদেশ বিষয়ক মন্ত্ৰী আৰু ভিয়েটনামৰ বিদেশ মন্ত্ৰী, মাননীয় মিঃ বুই থানহ চ'নে 17 জুন তাৰিখে এক দ্বিপক্ষীয় বৈঠক কৰে আৰু লগতে কূটনৈতিক সম্পৰ্কৰ 50 বছৰ উদযাপনৰ প্ৰতীক চিহ্ন মুকলি কৰে। বৈঠকখন ভিয়েটনাম দূতাবাসৰ নতুন কাৰ্যালয় অট্টালিকাত অনুষ্ঠিত হয়। মন্ত্ৰীকেইজনে দ্বিপক্ষীয় বিষয়ৰ এক বহল পৰিসৰ আৰু পাৰস্পৰিক ৰুচীৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিসমূহ আলোচনা কৰে। তেওঁলোকে লগতে উচ্চ স্তৰৰ বিনিময়সমূহো আলোচনা কৰে। বৈঠকখনৰ পিছত, চিইআৰটি-ইন, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়, ভাৰত আৰু ভিএনচিইআৰটি, তথ্য আৰু সংযোগ মন্ত্ৰালয়, ভিয়েটনামৰ মাজত চাইবাৰ-সুৰক্ষাৰ ওপৰত এক বুজাবুজিৰ স্মাৰক-পত্ৰ বিনিময় কৰা হয়।

নতুন দিল্লী

জুন 17, 2022

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.